

খোতবা জুমা

মাহে ৰমজানুল মোবাৰকৰ ফজিলত আৰু হজৰত মছীহ মাওউদ (আঃ)ৰ বাণীৰ
আধাৰত তাকওৱা অৰ্জনৰ জ্ঞান গভীৰ ব্যাখ্যা

ছৈয়দিনা হজৰত আমিৰুল মোমিনিন খলিফাতুল মছীহ আল-খামিছ (আইঃ)য়ে ১৫ মাৰ্চ
২০২৪ চনত মছজিদ মোবাৰক ইছলামাবাদ টিলফোর্ড (বৃটেইনত) প্ৰদান কৰা জুমাৰ খোতবাৰ
সাৰাংশ।

أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ أَمَّا بَعْدُ فَأَعُوذُ بِاللَّهِ
مِنَ الشَّيْطَانِ الرَّجِيمِ. بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ. الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ. الرَّحْمَنِ الرَّحِيمِ. مُلِكِ يَوْمِ
الدِّينِ. إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ. اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ. صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ
الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ.

তাছাছদ তাউজ আৰু ছুবা ফাতিহা পাঠৰ পিছত ছুৰাতুল বাকাৰাৰ ১৮৪ আৰু ১৮৫ নং আয়াত পাঠ
কৰি হজুৰ আনোৱাৰ (আইঃ)য়ে উক্ত আয়াতৰ অনুবাদ পঢ়ি শুনায়। যেনেকৈ আছে হে বিশ্বাসী সকল
! তোমালোকৰ পূৰ্বপুৰুষ সকলৰ নিমিত্তে যেনেকৈ ৰোজা নিৰ্ধাৰিত হৈছিল, তোমালোকৰ নিমিত্তেও
তেনেদৰেই ৰোজা নিৰ্ধাৰিত কৰা হৈছে, যাতে তোমালোকে পাপৰ পৰা আঁতৰি থাক।

নিৰ্দিষ্ট দিন চেৰেকৰ নিমিত্তে, কিন্তু তোমালোকৰ মাজৰ যিজনৰ বেমাৰ বা যিজনে ভ্ৰমণত
থাকে, পিছত গৈ সেই কেইদিন ৰোজা পূৰ্ণ কৰিব। যিসকলে ৰোজা ৰাখিবলৈ অসমৰ্থ তেওঁলোকে
পৰিচিত এজন দৰিদ্ৰক ভোজন কৰোৱাব, কিন্তু যিজনে কাম কৰাত বেছি আগ্ৰহ দেখুৱায়, এয়া তাৰ
নিমিত্তে তাতোকৈ মঙ্গলজনক, আৰু ৰোজা ৰখা তোমালোকৰ বাবে কল্যাণকৰ যদিহে তোমালোকৰ
জ্ঞান থাকে।

হজুৰ আনোৱাৰ (আইঃ)কয় যে আল্লাহ তা'লাৰ কৃপাত ৰমজান মাহ আৰম্ভ হৈছে। আঁহজৰত
(ছাঃ)য়ে কৈছে যে এয়া মহান আৰু বকৰতপূৰ্ণ মাহ। এই মাহত আল্লাহ তা'লা নিজৰ বান্দাক নিজৰ
কৃপাৰে পৰিপূৰ্ণ কৰি দিবলৈ দয়ালু হৈ পৰে। আল্লাহ তা'লা এনে সাধাৰণ দিনবোৰতও নিজৰ ভৃত্য
সকলক এনেদৰেই প্ৰদান কৰি থাকে যে আমি তাৰ ধাৰণাই কৰিব নোৱাৰো। ৰমজান মাহটোত
বিশেষ ভাৱে চয়তানক শৃংখলিত কৰি তাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ উপায় কৰি দিয়ে। যাৰ
উদাহৰণ দিবলৈ আমাৰ হাতত সম্যক কোনো শব্দ নাই। যোৱা দিনবোৰত আমি ইবাদতৰ ক্ষেত্ৰত যি
অলসতা, উদাসীনতা দেখুৱাইছো, আল্লাহ তা'লা সেইবোৰ এই মাহটোত দূৰ কৰাৰ আৰু পূৰ্ণ কৰাৰ

সুযোগ কৰি দিছে।

ৰমজান মাহত মছজিদত দৰছৰ ব্যৱস্থা কৰা হয়, ঠিক তেনেদৰে এম টি, এৰ মাধ্যমতও এই ব্যৱস্থা কৰা হয়। গতিকে ইয়াৰ পৰা লাভ আহৰণ কৰা উচিত আৰু আল্লাহ তা'লাৰ সান্নিধ্য লাভৰ চেষ্টা কৰা উচিত; আৰু পিছলৈ ৰমজান মাহৰ যি প্ৰভাৱ সেয়া নিজৰ জীৱনৰ অবিচ্ছেদ্য অংশ বনাই লোৱা উচিত হ'ব যাতে আমি আল্লাহ তা'লাৰ কৃপা আৰু কৰুণাৰ এক স্থায়ী অংশীদাৰ হিচাপে গন্য হ'ব পাৰো। বহুলুগ্লাহ (ছাঃ)য়ে কৈছে যে আল্লাহ তা'লাই নিজৰ ভৃত্যক এই নেকিৰ ফালে অহা দেখিলে ইমানেই আনন্দিত হয় যে যেনেকৈ এজনী মাকে হেৰুৱা সন্তানক বিচাৰি পালে আনন্দিত হয়, বৰং ইয়াতকৈয়ো বেছি আনন্দিত হয়। আল্লাহ তা'লা যেতিয়া নিজৰ বান্দাৰ ওপৰত সন্তুষ্ট হয় তেতিয়া তাক ইমানেই দান কৰে যে যাৰ কোনো সীমা নাই। গতিকে আমি সৌভাগ্যবান হ'ব পাৰিম যদিহে আমি ৰমজান মাহৰ পৰিবেশৰ পৰা লাভ আহৰণ কৰো।

ছুৰা বাকাৰাৰ উক্ত আয়াত বিলাকত আল্লাহ তা'লা যি তাকওৱা ধাৰণ কৰাৰ আদেশ দিছে তাতে ৰোজাৰ প্ৰকৃত উদ্দেশ্য হ'ল তাকওৱাৰ ওপৰত চলা। চহকী, ধনৱন্ত, লোক সকলে এই ৰমজান মাহত বিশেষ ভাৱে নিজৰ চুবুৰীয়া দৰিদ্ৰ লোক সকলৰ প্ৰতি লক্ষ্য ৰখা উচিত। নিমন্ত্ৰনৰ ৰূপত যিবোৰ ডাঙৰ ডাঙৰ ইফতাৰিৰ ভোজন পতা হয়, সেইবোৰে বৰ্তমানে এটা প্ৰদৰ্শন আৰু বিদাতৰ ৰূপ লৈছে। ৰমজান মাহত কোৰাণ পঢ়া, আৰু পঢ়োৱা বা শুনাও ইবাদত লগতে জিকৰে ইলাহিৰ প্ৰতি মনোযোগ দিয়া উচিত। ৰোজা হ'ল পাপৰ পৰা ৰক্ষা পোৱাৰ ঢাল স্বৰূপ। কিন্তু এই ঢাল ব্যৱহাৰ কৰিব লাগিব নহলে চয়তান সদায় মানুহক কুপথে লৈ যাবলৈ সচেষ্ট। ইবাদত আৰু জিকৰে ইলাহিৰ প্ৰাচীৰে আমাক চয়তানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। চয়তানক এটা সাধাৰণ বস্তু বুলি ভৱা ঠিক নহয়, চয়তানে বৰ চ্যালেঞ্জৰ সৈতে এই কথা কৈছে যে আল্লাহ তা'লাৰ বান্দাৰ অধিক সংখ্যকে মোৰ প্ৰৰোচনাত আহি মোক অনুসৰণ কৰি চলিব। গতিকে আমি ৰমজান মাহত চয়তানৰ চ্যালেঞ্জৰ মোকাবিলা কৰিব লাগিব আৰু এয়া চেষ্টা কৰিব লাগিব যে আমি ইবাদত আৰু কোৰাণী আদেশৰ ওপৰত আমল কৰাৰ অস্ত্ৰৰ জৰিয়তে চয়তানৰ মোকাবিলা কৰিব লাগিব আৰু কৰি থাকো।

ৰোজাৰ গূঢ়াৰ্থ বৰ্ণনা কৰোঁতে হজৰত মছীহ মাওউদ (আঃ)য়ে কৈছে যে ৰোজাৰ প্ৰকৃত অৰ্থ সম্পৰ্কে লোক ভালদৰে নাজানে। ৰোজা ইখিনিয়ে নহয় যে মানুহে কেৱল ভোকে পিয়াহে দিনটো থাকে, বৰং ইয়াৰ অৰ্থ আৰু প্ৰভাৱ আছে, যি জ্ঞানৰ গভীৰতাৰে অনুমান কৰিব পৰা যায়। মানৱীয় প্ৰকৃতিত আছে যে যিমানেই কম খাদ্য খোৱা হয় সিমানেই মানুহৰ প্ৰবৃত্তিৰ পৰিত্ৰতা আহে আৰু কাশ্ফি শক্তি বৃদ্ধি পায়। ইয়াৰ দ্বাৰা খোদা তা'লাৰ ইচ্ছা হ'ল যে এটা খাদ্য কম কৰা আৰু আনটো বৃদ্ধি কৰা। মানৱৰ কৰ্তব্য হ'ল খোদা তা'লাৰ জিকিৰত ব্যস্ত থকা যাতে কামালিয়ত আৰু মহত্ব অৰ্জন হয়। গতিকে ৰমজান মাহত কোৰাণ কৰিম পঢ়া আৰু বুজাৰ লগতে সদায় আল্লাহ তা'লাৰ প্ৰশংসা জাৰি থাকে। তছবিহ কৰিবলৈ হজৰত মছীহ মাওউদ (আঃ)ৰ ইলহামী দোৱা আছে যেনে **ছুবহানালাহ ওৱা বিহামদিহি ছুবহানালাহিল আজিম আল্লাছন্মা ছাল্লি আলা মুহাম্মাদিন ওৱা আলে মুহাম্মদ** এয়া বিশেষ গুৰুত্বপূৰ্ণ দোৱা। আঁহজৰত (ছাঃ)ৰ ওয়াস্তা দোৱা কবুলিয়তৰ বাবে প্ৰয়োজনীয়। এয়া আল্লাহ তা'লাৰ আদেশ।

কোৰাণ কৰিমত আল্লাহ তা'লা বাৰে বাৰে তাকওৱাৰ ওপৰত চলাৰ শিক্ষা প্ৰদান কৰিছে। হজৰত মছীহ মাওউদ (আঃ)য়ে প্ৰায় প্ৰত্যেক মজলিছতেই তাকওৱাৰ ফালে মনোযোগ আকৰ্ষণ কৰিছে। তেখেত (আঃ)ৰ সদ বাক্য আছিল যে প্ৰত্যেক নেকিৰ মূল এই তাকওৱা অৰ্থাৎ ইয়াৰ

ওপৰত আল্লাহ তা'লা ইলহামান আগৰ পদ কৈছে যে যদি এই মূল আছে তেন্তে সকলো আছে। গতিকে তাকওৱা হ'ল প্ৰধান, যি আল্লাহ তা'লা পছন্দ কৰে আৰু নেকিৰ ফালে আগুৱাই লৈ যায়। তাকওৱা জাগতিক লোভ মোহৰ পৰা মানৱক মুক্ত কৰে, গতিকে তাকওৱা অৰ্জন কৰা প্ৰত্যেকজন মোমিনৰ বাবে প্ৰথম ফৰজ হোৱা উচিত।

উক্ত আয়াতৰ দ্বিতীয় আয়াতত ৰোজা সম্পৰ্কে কিছুমান জৰুৰী নিৰ্দেশ দিয়া আছে। কৈছে গণনাৰ এই দিন চেৰেকত আল্লাহ তা'লা ৰোজা ফৰজ কৰি দিয়াৰ ওপৰিও কিছুমান সুবিধাও দান কৰিছে। গতিকে যিসকলে অসুখত ভুগিছে বা ভ্ৰমণত আছে তেওঁলোকে এনেয়ে নিজৰ ওপৰত কষ্ট জাপি ল'ব নালাগে, বৰং আৰোগ্য লাভৰ পিছত বা ভ্ৰমণ শেষ হোৱাৰ পিছত এই ৰোজা পূৰ্ণ কৰিব পাৰে। ফৰজ সমূহ নিশ্চয় পূৰ্ণ কৰিব লাগিব। কিন্তু অকাৰণতে ৰোজা চপাই ল'ব নালাগে। ইয়াত ফিদিয়াৰ হুকুম আছে যদিও এয়া সকলোৰে বাবে প্ৰযোজ্য নহয়, বৰং যাৰ সামৰ্থ্য আছে তাৰ বাবে এই আদেশ দিয়া হৈছে যে ইয়াৰ হতুৱাই আধা ছোৱাৰ লাভ কৰা। এয়া উপৰিও নেকি হ'ব। ইয়াৰ পিছত আছে (কেচুৱাক) গাখীৰ পান কৰোৱা মাক অথবা চিৰবোগীয়া এওঁলোকৰ নিমিত্তে সামৰ্থ্য অনুযায়ী ফিদিয়াৰ আদেশ সন্নিৱিষ্ট আছে আৰু কৈছে যে তোমালোকৰ ফিদিয়া প্ৰদান কৰা ৰোজাৰ সলনি ধৰা হৈছে। ফিদিয়াৰ জৰিয়তে দৰিদ্ৰ সকলৰ সহায় হয়। যেনিবা ইয়াতে হকুকুল ইবাদক ইবাদতৰ মানদণ্ড প্ৰদান কৰিছে। এয়াই হ'ল ইছলামৰ খোদা, যিজন দয়া, বহমানৰ বাদে একো নহয়। হজৰত মছীহ মাওউদ (আঃ)য়ে কৈছে যে এবাৰ মোৰ ধাৰণা উপজিলে যে এই ফিদিয়া কিয় নিৰ্ধাৰণ কৰি দিয়া হৈছে, তেতিয়া জানিব পাৰিছিলো যে এয়া তৌফিক পোৱাৰ উদ্দেশ্যে যাতে ৰোজা ৰখাৰ তৌফিক লাভ কৰে। খোদা তা'লা সাৰ্বভৌম ক্ষমতাৰ মালিক, যদি সি বিচাৰে তেন্তে এজন দীক বেমাৰীকও ৰোজা ৰখাৰ তৌফিক দান কৰিব পাৰে। গতিকে ফিদিয়াৰ উদ্দেশ্য হ'ল যাতে সামৰ্থ্য শক্তি লাভ হয় আৰু এয়া খোদা তা'লাৰ কৃপাতহে হৈ থাকে।

হজুৰ (আঃ)য়ে কৈছে যে আচল কথা হ'ল এয়া যে কোৰাণ কৰিমত লিপিবদ্ধ ছুটিৰ ওপৰত আমল কৰাও তাকওৱাৰ অন্তৰ্ভুক্ত। খোদা তা'লা পথচাৰি অতিথি আৰু বেমাৰী সকলক পিছত গৈ এই ৰোজা পূৰ্ণ কৰাৰ অনুমতি প্ৰদান কৰিছে। এই আদেশৰ ওপৰত আমল কৰাও কৰ্তব্য। যিজনে ভ্ৰমণৰত আৰু বেমাৰী অৱস্থাত ৰোজা ৰাখে, তেওঁ খোদা তা'লাৰ পোনপটীয়া হুকুমৰ নাফৰমানি কৰে। মুক্তি খোদা তা'লাৰ কৃপাতহে হয়, নিজৰ আমলৰ বল দেখুৱাই মুক্তি লাভ কৰিব পৰা নাযায়। বেমাৰী আৰু মুছাফিৰ সকলে যদি ৰোজা ৰাখে তেন্তে তেওঁলোকৰ ওপৰত হুকুম অমান্যৰ ফতোৱা জাৰি হ'ব। তাকওৱা হ'ল এয়া যে খোদা তা'লাৰ আদেশ মতে আমল কৰা। ইয়াতে কমও নাই বেছিও নাই।

আল্লাহ তা'লা আমাক এই ৰমজানৰ মাধ্যমে আল্লাহ তা'লাৰ সন্তুষ্টি অনুযায়ী চলি তাকওৱা অৰ্জনৰ তৌফিক দান কৰক। আমাক নিজৰ তাকওৱাৰ মান উন্নত কৰাৰ তৌফিক দান কৰক। আমি যাতে ইছলামৰ অনিন্দ সুন্দৰ শিক্ষাৰ ওপৰত আমল কৰোঁতা হ'ব পাৰো আৰু এই ৰমজান মাহত যেন আল্লাহ তা'লাৰ অগণন বৰকত লাভ কৰোঁতা হওঁ। প্ৰত্যেকটো দিনেই যেন আমাৰ বাবে বৰকত আৰু বহমত কঢ়িৱাই লৈ আনে। ৰমজানৰ পৰা আমি যেন প্ৰকৃত লাভলাভ আহৰণ কৰি কল্যাণমণ্ডিত হ'ব পাৰো। এই ৰমজান যেন আমাক আল্লাহ তা'লাৰ সান্নিধ্য লাভৰ উপায় স্বৰূপ হয়। আমি যেন মকবুলে দোৱাৰ তৌফিক লাভ কৰো।

গোটেই বিশ্বৰ আহমদী জামাত বিলাকৰ উন্নতি কল্পে আৰু সকলো ধৰণৰ সমস্যা আদি দূৰ

হ'বলৈ দোৱা কৰিব। বিভিন্ন দেশৰ চৰকাৰ আৰু চয়তান সকলৰ চয়তানিৰ পৰা আল্লাহ তা'লা আমাক ৰক্ষা কৰক। ইয়াছিয়াৰে বাহে মাউলাৰ বেহাইৰ বাবে দোৱা কৰিব। এয়া দোৱা কৰিব যে আমি যেন আল্লাহ তা'লাৰ ৰচী এনেকৈ ধৰি ৰাখো যাতে কেতিয়াও আমাৰ অলসতাৰ বাবে সেই ৰচী আমাৰ হাতৰ পৰা এৰা খাই নাযায়। আল্লাহ তা'লাৰ অসীম কৃপা বাৰি সদায় আমাৰ ওপৰত বৰ্ষিত থাকক। মুছলিম বিশ্বৰ বাবে দোৱা কৰিব যাতে আল্লাহ তা'লা সিহঁতক বুদ্ধি জ্ঞান আৰু বোধ শক্তি দান কৰে আৰু তেওঁলোকে যেন আহি যোৱা মছীহ মাওউদক মেহেদী মাহুদ (আঃ)ক মানি লওঁতা হয়। যুদ্ধৰ ভয়ানক পৰিণতিৰ পৰা ৰক্ষা পোৱাৰ বাবেও দোৱা কৰিব। মুছলমান দেশবোৰত একতাৰ অভাৱত যি যুদ্ধ বিগ্ৰহ চলি আছে আৰু ইয়াৰ পৰিণতি স্বৰূপে যিবিলাক নিৰ্দোষ জনগণ অত্যাচাৰৰ বলি হৈ আছে আল্লাহ তা'লা তেওঁলোকৰ ওপৰত দয়া বৰ্ষণ কৰি তেওঁলোকক অত্যাচাৰী সকলৰ হাতৰ পৰা বেহাই দিয়ক।

বিশ্বৰ সাধাৰণ শান্তিপূৰ্ণ পৰিস্থিতিৰ বাবে দোৱা কৰিব যাতে আল্লাহ তা'লা যুদ্ধ আৰু তাৰ ভয়ানক ফলাফলৰ পৰা ৰক্ষা কৰে। যুদ্ধৰ পৰিস্থিতিৰ পৰা ধাৰণা কৰিব পৰা যায় যে আহমদী সকলেও ইয়াৰ বেটনীত আহি পৰিব। আল্লাহ তা'লা সিহঁতক যুদ্ধৰ ধ্বংসমূখৰ পৰা নিৰাপদ ৰাখক। এইবিলাক বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেক আহমদীয়ে নিজৰ নিজৰ তাকওৱাৰ মানদণ্ড উচ্চ কৰিব লাগিব। এয়াই হজৰত মছীহ মাওউদ (আঃ)ৰ এৰশাদ। আল্লাহ তা'লা আমাক ইয়াৰ বাবে তৌফিক দান কৰক। অনুমান হয় বৃটেইনতও মুছলিম লোকৰ অধিকাৰ হ্রাস কৰাৰ যড়যন্ত্ৰ চলি আছে। দোৱা কৰিব আল্লাহ তা'লা যেন আমাক আৰু ইয়াৰ বাকী মুছলমান সকলক তেওঁলোকৰ দুষ্টালি চক্ৰান্তৰ পৰা নিৰাপদ ৰাখে। আমীন-

الْحَمْدُ لِلَّهِ مُحَمَّدًا وَنَسْتَعِينُهُ وَنَسْتَغْفِرُهُ وَتَوْمِنُ بِهِ وَنَتَوَكَّلُ عَلَيْهِ وَنَعُوذُ بِاللَّهِ مِنْ شُرُورِ أَنْفُسِنَا
 وَمِنْ سَيِّئَاتِ أَعْمَالِنَا مَنْ يَهْدِهِ اللَّهُ فَلَا مُضِلَّ لَهُ وَمَنْ يَضِلَّهُ فَلَا هَادِيَ لَهُ وَنَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ
 وَنَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، عِبَادَ اللَّهِ رَحِمَكَ اللَّهُ إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالْإِحْسَانِ وَإِيتَاءِ ذِي الْقُرْبَى
 وَيَنْهَى عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ وَالْبَغْيِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ أذْكُرُوا اللَّهَ يَدْكُرْكُمْ وَادْعُوهُ يُسْتَجِبْ
 لَكُمْ وَلَذِكْرُ اللَّهِ أَكْبَرُ.

ASSAMESE KHULASA KHUTBA JUMA HUZUR ANWAR aba 15 MARCH 2024
BOOK POST (PRINTED MATTER)
TO,